

2025

CHEMISTRY

Full Marks : 70

Pass Marks : 21

Time : 3 hours

The figures in the margin indicate full marks for the questions

Give the answers of Part—A in the OMR Answer-Sheet provided.

ALLOTMENT OF MARKS

Part—A

Q. Nos. **1** to **35** carry 1 mark each : $1 \times 35 = 35$

Part—B

Q. No. **36** carries 2 marks each (any five) : $2 \times 5 = 10$

Q. No. **37** carries 3 marks each (any five) : $3 \times 5 = 15$

Q. No. **38** carries 5 marks each (any two) : $5 \times 2 = 10$

Total = 70

(2)

Part—A

(Marks : 35)

Select the correct answer from the following :

নিম্নোক্তবোৰ পৰা শুন্দি উত্তৰ বাচি উলিওৱা :

নিম্নোক্তগুলি থেকে শুন্দি উত্তৰ বেছে নাও :

$$1 \times 35 = 35$$

1. Who was the first proponent of atomic theory?

পারমাণবিক তত্ত্বৰ প্ৰথম প্ৰস্তাৱক কোন আছিল ?

পারমাণবিক তত্ত্বৰ প্ৰথম প্ৰস্তাৱক কে ছিলেন ?

(a) Acharya Kanda

আচাৰ্য কন্দ

আচাৰ্য কন্দ

(c) John Dalton

জন ডালটন

জন ডালটন

(b) Kautilya

কৌটিল্য

কৌটিল্য

(d) Lavoisier

লেভইচিয়ের

লেভেসিয়ের

2. Which of the following is **not** an example of elemental substance?

নিম্নোক্তবোৰ কোনটো মৌলিক পদাৰ্থ নহয় ?

নিম্নোক্তগুলিৰ কোনটি মৌলিক পদাৰ্থ নয় ?

(a) Sodium

চ'ডিয়াম

সোডিয়াম

(c) Hydrogen

হাইড্ৰেজেন

হাইড্ৰোজেন

(b) Sodium chloride

চ'ডিয়াম ক্ল'ৰাইড

সোডিয়াম ক্লোরাইড

(d) Oxygen

অক্সিজেন

অক্সিজেন

3. Which of the following is the correct symbol for the SI unit of time?

নিম্নোক্তবোৰ কোনটো সময়ৰ SI এককৰ শুন্দি চিহ্ন ?

নিম্নোক্তগুলিৰ কোনটি সময়ৰে SI এককেৰ শুন্দি চিহ্ন ?

(a) sec

(b) Sec

(c) S

(d) s

4. The scientific notation of 232.508 is

232.508-ৰ বিজ্ঞানসম্মত উপস্থাপন হৈছে

232.508-এৰ বিজ্ঞানসম্মত উপস্থাপন হলো

(a) 232508×10^{-3} (b) 2.32508×10^2 (c) 2.32508×10^{-2} (d) 2.32508×10^3

5. The formula mass of NaCl is

NaCl-ৰ সংকেত ভৰ হৈছে

NaCl-এৰ সংকেত ভৰ হলো

(a) 58.5 g

(b) 58.5×10^3 kg

(c) 58.5 u

(d) 58.5×10^{-3} g

6. Cathode ray particles are

কেথ'ড রশ্মি কণাবোৰ হৈছে

ক্যাথোড রশ্মি কণাগুলি হলো

(a) positrons

পজিট্রন

পজিট্রন

(c) neutrons

নিউট্রন

নিউট্রন

(b) protons

প্ৰটন

প্ৰটন

(d) electrons

ইলেক্ট্ৰন

ইলেক্ট্ৰন

7. The frequency of visible light is in the order of

দৃশ্যমান রশ্মিৰ কম্পনাংকৰ ক্রম হৈছে

দৃশ্যমান রশ্মিৰ কম্পনাংকেৰ ক্রম হলো

(a) 10^{13} Hz

(b) 10^{14} Hz

(c) 10^{15} Hz

(d) 10^{16} Hz

8. The quantum numbers that represent the stationary states of the electron of H atom are called

H পৰমাণুৰ ইলেক্ট্ৰনটোৰ স্থিৰ অবস্থা প্ৰতিনিধিত্ব কৰা কোৱাঞ্চাম সংখ্যাবোৰ হৈছে

H পৰমাণুৰ ইলেক্ট্ৰনটিৰ স্থিৰ অবস্থা প্ৰতিনিধিত্ব কৰা কোয়ান্টাম সংখ্যাগুলি হলো

(a) principal quantum numbers

মুখ্য কোৱাঞ্চাম সংখ্যা

মুখ্য কোয়ান্টাম সংখ্যা

(b) azimuthal quantum numbers

এজিমুথেল কোৱাঞ্চাম সংখ্যা

অ্যাজিমুথাল কোয়ান্টাম সংখ্যা

(c) magnetic quantum numbers

মেগনেটিক কোৱাঞ্চাম সংখ্যা

ম্যাগনেটিক কোয়ান্টাম সংখ্যা

(d) spin quantum numbers

ঘূৰ্ণন কোৱাঞ্চাম সংখ্যা

ঘূৰ্ণন কোয়ান্টাম সংখ্যা

9. Which of the following is the correct set of quantum numbers for $3d$ orbital?

$3d$ অৰবিটেলৰ বাবে নিম্নোক্ত কোনটো কোৱাঞ্চাম সংখ্যাৰ সংহতি শুন্দ ?

$3d$ অৱিটেল-এৰ জন্য নিম্নোক্ত কোন্ কোয়ান্টাম সংখ্যাটিৰ সংহতি শুন্দ ?

(a) $n = 3, l = 0$

(b) $n = 3, l = 1$

(c) $n = 3, l = 2$

(d) $n = 3, l = 3$

10. The horizontal rows in the modern periodic table are called

আধুনিক পৰ্যাবৃত্ত তালিকাৰ পথালি শাৰীবোৰক কোৱা হয়

আধুনিক পৰ্যাবৃত্ত তালিকাৰ আনুভূমিক সারিগুলিকে বলা হয়

(a) series

শ্ৰেণী

শ্ৰেণী

(b) periods

পৰ্যায়

পৰ্যায়

(c) groups

বৰ্গ

বৰ্গ

(d) families

পৰিয়াল

পৰিবাৰ

11. The IUPAC name of the element having atomic number 110 is

পরমাণু ক্রমাংক 110 থকা মৌলটোর IUPAC নাম হৈছে

পরমাণু ক্রমাংক 110 থকা মৌলটির IUPAC নাম হলো

(a) Unnilunium

(b) Ununnium

(c) Unnilennium

(d) Unununniun

12. The representative elements are

প্রতিনিধিত্বমূলক মৌলবোৰ হৈছে

প্রতিনিধিত্বমূলক মৌলগুলি হলো

(a) s- and p-block elements

s- আৰু p-block মৌল

s- এবং p-block মৌল

(b) p-block elements

p-block মৌল

p-block মৌল

(c) d-block elements

d-block মৌল

d-block মৌল

(d) f-block elements

f-block মৌল

f-block মৌল

13. Which of the following molecules is non-polar?

নিয়োক্ত কোনটো অণু অনাঙ্গুলীয় ?

নিয়োক্ত কোনটি অণু অনাঙ্গুলীয় ?

(a) BeF_2

(b) HF

(c) H_2O

(d) NH_3

14. The hybrid orbitals present in S of the SF_6 molecule are

SF_6 অণুৰ Sত থকা সংকৰ অৱিটেলবোৰ হৈছে

SF_6 অণুৰ S-এ থকা সংকৰ অৱিটেলগুলি হলো

(a) sp^3

(b) sp^3d

(c) sp^3d^2

(d) d^2sp^3

15. The bond order in Li_2 molecule is

Li_2 অণুৰ বন্ধনিক্রম হৈছে

Li_2 অণুৰ বন্ধনিক্রম হলো

(a) 1

(b) 0

(c) $\frac{1}{2}$

(d) $1\frac{1}{2}$

16. The quantity which represents total energy of a system at a particular state is called

তন্ত্র এটাৰ নির্দিষ্ট অৱস্থাত নিহিত থকা মুঠ শক্তিখনিয়েই হৈছে

একটি তন্ত্রেৰ নির্দিষ্ট অবস্থায় নিহিত থকা মোট শক্তি হলো

(a) internal energy

(b) enthalpy

অন্তনিহিত শক্তি

এনথেলপি

অন্তনিহিত শক্তি

এনথ্যালপি

(c) entropy

(d) Gibbs' free energy

এন্ট্ৰ'পি

গীৰছ'ব মুক্ত শক্তি

এন্ট্ৰ'পি

গীৰস-এৰ মুক্ত শক্তি

17. Which of the following is **not** a state function?

নিম্নোক্তবোৰ কোনটো অৱস্থা ফলন নহয় ?

নিম্নোক্ত কোনটি অবস্থা ফলন নয় ?

(a) Temperature

উষ্ণতা

উষ্ণতা

(b) Work

কার্য

কার্য

(c) Pressure

চাপ

চাপ

(d) Volume

আয়তন

আয়তন

18. In an isothermal expansion of an ideal gas in vacuum, the work done is

আদৰ্শ গেছ এটাৰ শুন্যত সমতাপীয় প্ৰসাৱণ হওঁতে কৰা কার্য হ'ল

একটি আদৰ্শ গ্যাসেৰ শুন্যে সমতাপীয় প্ৰসাৱণ হতে কৰা কার্য হলো

(a) zero

শূন্য

শূন্য

(b) -ve

খণ্ডক

খণ্ডক

(c) +ve

ধনাখন্ডক

ধনাখন্ডক

(d) reversible

পৰাৰতী

পৰাৰতী

19. Which of the following relations is correct for spontaneous process?

স্বতঃস্ফূর্ত প্ৰক্ৰিয়া এটাৰ বাবে নিম্নোক্ত কোনটো সম্বন্ধ শুদ্ধ ?

একটি স্বতঃস্ফূর্ত প্ৰক্ৰিয়াৰ জন্য নিম্নোক্ত কোন সম্বন্ধটি শুদ্ধ ?

(a) $\Delta H_{\text{sys}} > 0$

(b) $\Delta S_{\text{sys}} > 0$

(c) $\Delta G_{\text{sys}} > 0$

(d) $\Delta G_{\text{sys}} < 0$

20. Identify the correct relation.

শুদ্ধ সম্পর্কটো চিনাক্ত কৰা।

শুদ্ধ সম্পর্কটি শনাক্ত কৰো।

(a) $\Delta_r G^\theta = -RT \ln K$

(b) $\Delta_r G^\theta = RT \ln K$

(c) $\Delta_r G^\theta = \frac{\ln K}{RT}$

(d) $\Delta_r G^\theta = \frac{R}{T} \ln K$

21. Which of the following statements is true for an equilibrium state?

এটা সাম্য অবস্থাত নিম্নোক্ত কোনটো উক্তি শুদ্ধ ?

একটি সাম্য অবস্থায় নিম্নোক্ত কোনু উক্তিটি শুদ্ধ ?

(a) Equilibrium is possible only in an open system at constant temperature.

হিৰ উষ্ণতাত কেৱল এটা মুক্ত তন্ত্রত সাম্যাবস্থা সম্ভৱ।

হিৰ উষ্ণতায় কেবল একটি মুক্ত তন্ত্রে সাম্যাবস্থা সম্ভৱ।

- (b) At equilibrium, rate of forward process may not be equal to rate of backward process.

সাম্যাবস্থাত সমুখী বিক্রিয়ার হার বিপরীতমুখী বিক্রিয়ার হারের সমান নহ'বও পাবে।

সাম্যাবস্থায় সমুখী বিক্রিয়ার হার বিপরীতমুখী বিক্রিয়ার হারের সমান না হতেও পাবে।

- (c) Solid-vapour equilibrium is not possible in a closed container.

বন্ধ পাত্রত গোটা-বাস্প সাম্যাবস্থা সম্ভব নহয়।

বন্ধ পাত্রে ঘন- বা কঠিন-বাস্প সাম্যাবস্থা সম্ভব নয়।

- (d) Equilibrium reactions are dynamic in nature.

সাম্য বিক্রিয়াবোৰ গতিশীল প্ৰকৃতিৰ।

সাম্য বিক্রিয়াগুলি গতিশীল প্ৰকৃতিৰ।

22. The conjugate base of H_2PO_4^- is

H_2PO_4^- -ৰ সংযুগ্ম ক্ষারক হৈছে

H_2PO_4^- -এর সংযুগ্ম ক্ষারক হলো

(a) H_3PO_4

(b) PO_4^{3-}

(c) HPO_4^{2-}

(d) H_4PO_4^+

23. The pH of NH_4Cl solution in water is

NH_4Cl ৰ জলীয় দ্ৰবণ pH হ'ব

NH_4Cl -এর জলীয় দ্ৰবণের pH হবে

(a) 0

(b) < 7





(c) > 7

(d) 7

24. Which of the following is *not* an example of redox reaction?

নিম্নোক্তবোৰ কোনটো ৱেডক্স বিক্রিয়াৰ এটা উদাহৰণ নহয় ?

নিম্নোক্তগুলিৰ কোনটি ৱেডক্স বিক্রিয়াৰ একটি উদাহৰণ নয় ?



25. The first synthesized organic compound is

প্ৰথম সংশ্লেষিত জৈৱ যৌগ হৈছে

প্ৰথম সংশ্লেষিত জৈব যৌগ হলো

- (a) acetic acid

এচেটিক এচিড

আসেটিক অ্যাসিড

- (b) acetamide

এচিটেমাইড

অ্যাসিটেমাইড

- (c) urea

ইউৰিয়া

ইউৱিয়া

- (d) Gammaxene

গেমাক্সিন

গ্যামাক্সিন

26. The numbers of σ and π bonds present in $\text{CH}_2=\text{CHCH}_3$ are

$\text{CH}_2=\text{CHCH}_3$ ত ৩ আৰু π বান্ধনিৰ সংখ্যাবোৰ হ'ল

$\text{CH}_2=\text{CHCH}_3$ -এ ৩ এবং π বন্ধনিৰ সংখ্যাগুলি হলো


- (a) $\sigma = 8, \pi = 2$

- (c) $\sigma = 8, \pi = 1$


- (b) $\sigma = 9, \pi = 4$

- (d) $\sigma = 9, \pi = 2$


27. The IUPAC name of the following compound is



নিম্নোক্ত যৌগটোর IUPAC নাম হৈছে



নিম্নোক্ত যৌগটির IUPAC নাম হলো



(a) propylcyclohexane

প্ৰ'পাইলচাইক্সেন

প্ৰোপাইলসাইক্লোহেক্সেন

(c) cyclohexanepropane

চাইক্স'হেক্সেনপ্ৰ'পেন

সাইক্লোহেক্সেনপ্ৰোপেন

(b) 3-propylcyclohexane

3-প্ৰ'পাইলচাইক্সেন

3-প্ৰোপাইলসাইক্লোহেক্সেন

(d) cyclohexanebutane

চাইক্স'হেক্সেনবিউটেন

সাইক্লোহেক্সেনবিউটেন

28. $\text{CH}_3-\text{O}-\text{C}_3\text{H}_7$ and $\text{C}_2\text{H}_5-\text{O}-\text{C}_2\text{H}_5$ are

$\text{CH}_3-\text{O}-\text{C}_3\text{H}_7$ আৰু $\text{C}_2\text{H}_5-\text{O}-\text{C}_2\text{H}_5$ হৈছে

$\text{CH}_3-\text{O}-\text{C}_3\text{H}_7$ এবং $\text{C}_2\text{H}_5-\text{O}-\text{C}_2\text{H}_5$ হলো

(a) chain isomers

শৃঙ্খল সমযোগী

শৃঙ্খল সমযোগী

(c) metamers

মেটামাৰ

মেটামাৰ

(b) functional isomers

কাৰ্যকৰী সমযোগী

কাৰ্যকৰী সমযোগী

(d) position isomers

অৱস্থান সমযোগী

অবস্থান সমযোগী

29. Paper chromatography is a type of

পত্ৰ বৰ্ণলেখন হ'ল এবিধ প্ৰকাৰৰ

পত্ৰ বৰ্ণলেখন হলো এক প্ৰকাৰেৱ

(a) column chromatography

স্তৰ বৰ্ণলেখন

স্তৰ বৰ্ণলেখন

(b) thin-layer chromatography

পাতল-স্তৰ বৰ্ণলেখন

পাতলা-স্তৰ বৰ্ণলেখন

(c) partition chromatography

বিভাজন বৰ্ণলেখন

বিভাজন বৰ্ণলেখন

(d) None of the above




ওপৰৰ এটাৰ নহয়

উপৰেৱ একটিও নয়

30. Which of the following is decarboxylation reaction?

নিম্নোক্ত কোনটো ডিকাৰ্ব'ক্সিলেচন বিক্ৰিয়া ?

নিম্নোক্ত কোনটি ডিকাৰ্ব'ক্সিলেসন বিক্ৰিয়া ?



31. The order of rate of reaction of alkanes with halogens is

এলকেনৰ হেল'জেনেৰ হোৱা বিক্রিয়াৰ হাৰৰ ক্ৰমটো হৈছে
অ্যালকেনেৰ হ্যালোজেনেৰ দ্বাৰা হওয়া বিক্রিয়াৰ হাৱেৰ ক্ৰমটি হলো

- (a) $I_2 > Br_2 > Cl_2 > F_2$
- (b) $F_2 > Cl_2 > Br_2 > I_2$
- (c) $Cl_2 > Br_2 > I_2 > F_2$
- (d) $Br_2 > F_2 > Cl_2 > I_2$

32. The reagent used for β -elimination reaction of halo-alkane is

হেল'এলকেনৰ β -অপসাৰণ বিক্রিয়াত ব্যবহৃত বিকাৰক হৈছে

হ্যালোঅ্যালকেনেৰ β -অপসাৰণ বিক্রিয়াতে ব্যবহৃত বিকাৰক হলো

- (a) aq. KOH
- (b) alc. KOH
- (c) conc. H_2SO_4
- (d) conc. HCl

33. The product obtained on passing ethyne gas through red hot iron tube at 873 K is

873 K উষ্ণতাত লোহিত তপ্ত আয়ৰণ নলীৰ মাজেৰে ইথাইন গেছ প্ৰাৰ্থিত কৰিলে
উৎপন্ন হোৱা পদাৰ্থটো হৈছে

873 K উষ্ণতায় লোহিত তপ্ত আয়ৰণ নলেৰ মধ্য দিয়ে ইথাইন গ্যাস প্ৰাৰ্থিত কৰলে
উৎপন্ন হওয়া পদাৰ্থটি হলো

- (a) ethane
- ইথেন
- ইথেন

(b) ethene

ইথিন

ইথিন

(c) cyclohexane

চাইক্ৰ'হেক্সেন

সাইক্লোহেক্সেন

(d) benzene

বেনজিন

বেনজিন

34. The rule which is generally used to determine aromaticity is

এৰ'মেটিচিটি নিৰ্ণয় কৰিবলৈ সাধাৰণতে ব্যবহাৰ কৰা নীতিটো হৈছে
অ্যারোমেটিসিটি নিৰ্ণয় কৱাৰ জন্য সাধাৰণত ব্যবহাৰ কৰা নীতিটি হলো

(a) Markovnikov's rule

মাৰ্ক'নিকভ নীতি

মাৰ্কোনিকভ নীতি

(b) Saytzev's rule

চেইটজেভ নীতি

সেইটজেভ নীতি

(c) Hund's rule

হণ্ড নীতি

হণ্ড-এৰ নীতি

(d) Hückel's rule

হাকেল নীতি




হাকেল-এৰ নীতি

[Contd.

35. Which of the following is **not** an aromatic compound?

নিম্নোক্তবোৰ কোনটো এৰ'মেটিক যৌগ নহয় ?

নিম্নোক্তগুলির কোনটি অ্যারোমেটিক যৌগ নয় ?



Part—B

(Marks : 35)

36. Answer the following questions (any five) : $2 \times 5 = 10$

তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া (যিকোনো পাঁচটা) :

নিম্নোক্ত প্ৰশ্নগুলির উত্তৰ দাও (যে কোনো পাঁচটি) :

(a) Calculate the amount of water in grams produced by combustion of 1 mol of methane. 2

1 ম'ল মিথেন দহন কৰোতে উৎপন্ন হোৱা পানীৰ পৰিমাণ গ্ৰামত গণনা কৰা।

1 মোল মিথেন দহনে উৎপন্ন হওয়া জলেৰ পৰিমাণ গ্ৰামে গণনা কৰো।

(b) Calculate the molarity of NaOH solution prepared by dissolving 2 g NaOH in 250 mL water. 2

2 g NaOHক 250 mL পানীত দ্ৰীভূত কৰি উৎপন্ন কৰা NaOH
দ্রুটোৰ ম'লাৰিটি গণনা কৰা।

2 g NaOHকে 250 mL জলে দ্ৰীভূত কৰে উৎপন্ন কৰা NaOH দ্রুটিৰ
মোলাৰিটি গণনা কৰো।

(c) Write the conclusions drawn from the Rutherford's scattering experiment. 2


ৰাডারফ'ড'ৰ বিচ্ছুবণ পৰীক্ষাৰ পৰা আহৰণ কৰা সিদ্ধান্তবোৰ লিখা।

ৰাদারফোড'-এৰ বিচ্ছুবণ পৰীক্ষা থেকে আহৰিত সিদ্ধান্তগুলি লেখো।

(d) Draw the Lewis electron dot structures of the following molecules : 1+1=2

নিম্নোক্ত অণুবোৰ লুই ইলেক্ট্ৰন বিন্দু চিত্ৰ আঁকা :

নিম্নোক্ত অণুগুলিৰ লুই-এৰ ইলেক্ট্ৰন বিন্দু চিত্ৰ আঁকো :




(e) Express the change in internal energy of a system when w amount of work is done by the system and q amount of heat is supplied to the system. What type of system would it be? 1+1=2


এটা তন্ত্ৰই w পৰিমাণৰ কাৰ্য কৰিলে আৰু q পৰিমাণৰ তাপ তন্ত্ৰটোত প্ৰদান
কৰিলে তন্ত্ৰটোৰ অন্তনিহিত শক্তিৰ পৰিৱৰ্তন প্ৰকাশ কৰা। ই কি ধৰণৰ তন্ত্ৰ হ'ব ?

একটি তন্ত্ৰ w পৰিমাণেৰ কাৰ্য কৰলে এবং q পৰিমাণেৰ তাপ তন্ত্ৰটিতে প্ৰদান
কৰলে তন্ত্ৰটিৰ অন্তনিহিত শক্তিৰ পৰিৱৰ্তন প্ৰকাশ কৰো। এটি কী ধৰনেৰ তন্ত্ৰ
হবে ?


(f) What are oxidising and reducing agents? Identify oxidising and reducing agents in the following reaction : 1+1=2



জাৰক আৰু বিজাৰক পদাৰ্থবোৰ কি কি ? নিম্নোক্ত বিক্ৰিয়াটোত জাৰক আৰু
বিজাৰক পদাৰ্থ চিনাক্ত কৰা :



জারক এবং বিজারক পদার্থগুলি কী কী? নিম্নোক্ত বিক্রিয়াটিতে জারক এবং বিজারক পদার্থ শনাক্ত করো :



- (g) Explain why the intense blue colour of copper nitrate solution is reduced when a zinc rod is placed in the solution. Give necessary chemical equation. $1+1=2$

ক'পাব নাইট্রেটের দ্রব্য এটাত জিংকের দণ্ড এডাল ডুবাই বাখিলে দ্রবটোর গাঢ় নীল ব'ং পাতল হ'বলৈ ধৰে কিয়, ব্যাখ্যা কৰা। প্ৰয়োজনীয় রাসায়নিক সমীকৰণ দিয়া। একটি কপার নাইট্রেটের দ্রবে একটি জিঙ্ক-এর দণ্ড ডুবিয়ে রাখিলে দ্রবটির গাঢ় নীল রঙ হালকা হতে শুৱ কৰে কেন, ব্যাখ্যা কৰো। প্ৰয়োজনীয় রাসায়নিক সমীকৰণ দাও।

- (h) (i) Write the structural formula of butan-2-one. 1

বিউটেন-2-ৱানৰ গঠন সংকেত লিখা।

বিউটেন-2-ওয়ানের গঠন সংকেত লেখো।

- (ii) Give one example of an electrophile. 1

এটা 'ইলেক্ট্ৰোফাইল'ৰ উদাহৰণ দিয়া।

একটি 'ইলেক্ট্ৰোফাইলের উদাহৰণ দাও।

37. Answer the following questions (any five) : $3 \times 5 = 15$

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া (যিকোনো পাঁচটা) :

নিম্নোক্ত প্ৰশ্নগুলিৰ উত্তৰ দাও (যে কোনো পাঁচটি) :

- (a) What are isotopes and isobars? Give one example of each. $(1+1)+(1/2+1/2)=3$

সমস্তানিক আৰু সমভাৱীবোৰ কি কি? প্ৰতিটোৰ এটাকৈ উদাহৰণ দিয়া।

সমস্তানিক এবং সমভাৱীগুলি কী কী? প্ৰত্যেকটিৰ একটি কৰে উদাহৰণ দাও।

- (b) Define electronegativity. In general, how does electronegativity vary in a group and in a period of the periodic table? $1+(1+1)=3$

বিদ্যুৎখণ্ডতাৰ সংজ্ঞা দিয়া। সাধাৰণতে পৰ্যাবৃত্ত তালিকাৰ এটা বৰ্গ আৰু এটা পৰ্যায়ত বিদ্যুৎখণ্ডতা কেনেকৈ পৱিষ্ঠত হয়?

বিদ্যুৎখণ্ডতাৰ সংজ্ঞা দাও। সাধাৰণত পৰ্যাবৃত্ত তালিকাৰ একটি বৰ্গ এবং একটি পৰ্যায়ে বিদ্যুৎখণ্ডতা কীভাৱে পৱিষ্ঠত হয়?

- (c) (i) Draw the resonance structures of O_3 molecule. 1

O_3 অণুটোৰ সংস্পন্দন চিত্ৰবোৰ আঁকো।

O_3 অণুটিৰ সংস্পন্দন চিত্ৰগুলি আঁকো।

- (ii) Show how π -bond is formed by overlapping of atomic orbitals. 1

পাৰমাণবিক অৱিটেলৰ অভিলেপনৰ দ্বাৰা কেনেকৈ π -বান্ধনি গঠন হয়, দেখুওৱা।

পাৰমাণবিক অৱিটেল-এৰ অভিলেপন দ্বাৰা কীভাৱে π -বান্ধনি গঠন হয়, দেখো।

- (iii) Write the MO electronic configuration of O_2 molecule. 1

O_2 অণুৰ MO ইলেক্ট্ৰনীয় বিন্যাস লিখা।

O_2 অণুৰ MO ইলেক্ট্ৰনীয় বিন্যাস লেখো।

- (d) (i) Define spontaneity of a process. 1

প্ৰক্ৰিয়া এটাৰ স্বতঃস্ফূৰ্ততাৰ সংজ্ঞা লিখা।

একটি প্ৰক্ৰিয়াৰ স্বতঃস্ফূৰ্ততাৰ সংজ্ঞা লেখো।

- (ii) For the reaction, $2A + B \rightarrow C$, $\Delta H = 400 \text{ kJ mol}^{-1}$ and $\Delta S = 0.2 \text{ kJ K}^{-1} \text{ mol}^{-1}$. Calculate the temperature at which the reaction will be at equilibrium.

2

$2A + B \rightarrow C$ বিক্রিয়াটোর $\Delta H = 400 \text{ kJ mol}^{-1}$ আৰু $\Delta S = 0.2 \text{ kJ K}^{-1} \text{ mol}^{-1}$. বিক্রিয়াটো সাম্য অবস্থাত আহিবলৈ প্ৰয়োজন হোৱা উষ্ণতা গণনা কৰা।

$2A + B \rightarrow C$ বিক্রিয়াটিৰ $\Delta H = 400 \text{ kJ mol}^{-1}$ এবং $\Delta S = 0.2 \text{ kJ K}^{-1} \text{ mol}^{-1}$. বিক্রিয়াটি সাম্য অবস্থায় আসাৰ জন্য প্ৰয়োজনীয় উষ্ণতা গণনা কৰো।

- (e) (i) For the reaction $aA + bB \rightleftharpoons cC + dD$ at $T \text{ K}$ temperature, show that

$$K_p = K_c(RT)^{\Delta n}$$

symbols signify the usual meanings.

2

$T \text{ K}$ উষ্ণতাত $aA + bB \rightleftharpoons cC + dD$ বিক্রিয়াটোৰ বাবে দেখুওৱা যে

$$K_p = K_c(RT)^{\Delta n}$$

চিহ্নবোৰে সাধাৰণতে প্ৰকাশ কৰা অৰ্থ বুজাইছে।

$T \text{ K}$ উষ্ণতায় $aA + bB \rightleftharpoons cC + dD$ বিক্রিয়াটিৰ জন্য দেখাও যে

$$K_p = K_c(RT)^{\Delta n}$$

চিহ্নগুলি সাধাৰণত প্ৰকাশ কৰা অৰ্থ বোৰাচ্ছে।

- (ii) Give one application of equilibrium constant.

1

সাম্য প্ৰৱৰকৰ এটা প্ৰয়োগ উল্লেখ কৰা।

সাম্য প্ৰৱক্ৰেৰ একটি প্ৰয়োগ উল্লেখ কৰো।

- (f) (i) What is electromeric effect? Explain it with the help of a suitable example.

1+1=2

ইলেক্ট্ৰোম'বীয় প্ৰভাৱ কি? এটা উপযুক্ত উদাহৰণেৰে ইয়াক ব্যাখ্যা কৰা।

ইলেক্ট্ৰোমাৰীক প্ৰভাৱ কী? একটি উপযুক্ত উদাহৰণসহ এটি ব্যাখ্যা কৰো।

- (ii) Give chemical equation for detection of S in sodium fusion extract.

10

চ'ডিয়াম নিষ্কৃষ্ট দ্রব্যত S চিনাক্তকৰণৰ বাসায়নিক সমীকৰণ লিখা।

সোডিয়াম নিষ্কৃষ্ট দ্রবে S শনাক্তকৰণেৰ বাসায়নিক সমীকৰণ লেখো।

38. Answer the following questions (any two) :

5×2=10

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া (যিকোনো দুটা) :

নিম্নোক্ত প্ৰশ্নগুলিৰ উত্তৰ দাও (যে কোনো দুটি) :

- (a) (i) Define wave number. Give its SI unit.

8

তৰংগ সংখ্যাৰ সংজ্ঞা দিয়া  ইয়াৰ SI একক লিখা।

তৰংগ সংখ্যাৰ সংজ্ঞা দাও। এৰ SI একক লেখো।

- (ii) Explain how line spectrum of hydrogen atom can be explained with the help of Bohr's theory.

8

ব'ৰৰ তত্ত্ব সহায়ত হাইড্ৰজেন পৰমাণুৰ বৈধিক বৰ্ণালী কেনেকৈ বৰ্ণনা কৰিব পাৰি, ব্যাখ্যা কৰা।

বোৰ-এৰ তত্ত্বেৰ সাহায্যে হাইড্ৰোজেন পৰমাণুৰ বৈধিক বৰ্ণালী কীভাৱে বৰ্ণনা কৰা যেতে পাৰে, ব্যাখ্যা কৰো।

(22)

- (b) (i) With the help of suitable example, explain positive resonance effect and negative resonance effect.

উপর্যুক্ত উদাহরণের সাহায্যে ধনাত্মক সংস্পন্দন প্রভাব আৰু ঋণাত্মক সংস্পন্দন প্রভাব ব্যাখ্যা কৰা।

উপর্যুক্ত উদাহরণের সাহায্যে ধনাত্মক সংস্পন্দন প্রভাব এবং ঋণাত্মক সংস্পন্দন প্রভাব ব্যাখ্যা কৰো।

- (ii) Explain briefly the distillation process to separate liquid mixture.

2

তৰল মিশ্রণ পৃথকীকৰণের বাবে পাতন প্ৰক্ৰিয়াটো চমুকৈ বৰ্ণনা কৰা।

তৰল মিশ্রণ পৃথকীকৰণের জন্য পাতন প্ৰক্ৰিয়াটি সংক্ষেপে বৰ্ণনা কৰো।

- (c) (i) Write the chemical equation for a Wurtz reaction.

1

উট্জৱ বিক্ৰিয়া এটাৰ বাবে ৰাসায়নিক সমীকৰণ লিখা।

একটি উট্জেৱ বিক্ৰিয়াৰ জন্য ৰাসায়নিক সমীকৰণ লেখো।




- (ii) Complete the following reaction :

2

নিম্নোক্ত বিক্ৰিয়াটো সম্পূৰ্ণ কৰা :

নিম্নোক্ত বিক্ৰিয়াটি সম্পূৰ্ণ কৰো :




(23)

2

- (iii) Identify A and B in the following reaction :

নিম্নোক্ত বিক্ৰিয়াটোত A আৰু B চিনাক্ত কৰা :

নিম্নোক্ত বিক্ৰিয়াটিতে A এবং B শনাক্ত কৰো :



★★★